

Total number of pages-20

B17-GM

Subject Code : C2

EN/AS/BN

2017

## GENERAL MATHEMATICS

Full Marks : 80  
Pass Marks : 24

Time : Three hours

The figures in the margin indicate full marks for the questions.

Take  $\pi = \frac{22}{7}$  wherever necessary.

প্রয়োজন অনুসরি  $\pi = \frac{22}{7}$  ল'বা।

প্রয়োজন অনুসারে  $\pi = \frac{22}{7}$  নেবে।

Contd.

## SECTION-A

Question numbers 1 to 12 carry 1 mark each.

প্রশ্ন নম্বর 1 থেকে 12 লৈ প্রতিক্রিয়াক মূল্যাঙ্ক 1

প্রশ্ন নম্বর 1 থেকে 12 পর্যন্ত প্রতিটির মূল্যাঙ্ক 1

1. The smallest number by which  $\sqrt{27}$  should be multiplied so as to get a rational number is :

আটাইটকে সব যিটো সংখ্যাবে,  $\sqrt{27}$  ক পূরণ কৰলে এটা পরিমেয় সংখ্যা পোৱা যাব, সেই সংখ্যাটো হল :

সচাইতে ছেট সংখ্যাটি যাব দ্বাৰা  $\sqrt{27}$  কে পূরণ কৰলে একটি পরিমেয় সংখ্যা পাওয়া যাব, সেই সংখ্যাটি হল :

(a)  $\sqrt{27}$

(b)  $3\sqrt{3}$

(c)  $\sqrt{3}$

(d) 3

2. The number of decimal places after which the decimal expansion of the rational number  $\frac{43}{2^4 \times 5^3}$  will terminate is : 1

$\frac{43}{2^4 \times 5^3}$  পরিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৱণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ

সংখ্যা হল :

$\frac{43}{2^4 \times 5^3}$  পরিমেয় সংখ্যাটিৰ দশমিক প্ৰসাৱণেৰ দশমিক স্থানেৰ পৰিসমাপ্তি হওয়া

স্থানেৰ সংখ্যা হল :

(a) 3

(b) 4

(c) 1

(d) 5

3. If one zero of the polynomial  $p(x)=ax^2 - 3(a-1)x - 1$  is 1, then value of  $a$  is : 1

$p(x)=ax^2 - 3(a-1)x - 1$  বহুপদ বাণিজোৰ এটা শূন্য 1 হ'লে,  $a$ ৰ মান হ'ব :

$p(x)=ax^2 - 3(a-1)x - 1$  বহুপদ বাণিজীৰ একটি শূন্য 1 হ'লে,  $a$ ৰ মান হ'ব :

(a) 1

(b) -1

(c) 2

(d) -2

4. Which one of the following is not a quadratic equation? 1

তলৰ কোনটো দিয়াত সমীকৰণ নহয়?

নিচের কোনটি দিয়াত সমীকৰণ নয়?

(a)  $(x - 2)^2 + 1 = 2x - 3$

(b)  $x(x + 1) + 8 = (x + 2)(x - 2)$

(c)  $x(2x + 3) = x^2 + 1$

(d)  $(x + 2)^3 = x^3 - 4$

5. In the right triangle  $ABC$ ,  $\angle A = 90^\circ$  and  $AD \perp BC$ . Then  $\frac{BD}{DC} =$  1

সমকোণী ত্রিভুজ  $ABC$  ৰ  $\angle A = 90^\circ$  আৰু  $AD \perp BC$ । তেওঁতা  $\frac{BD}{DC} =$

সমকোণী ত্রিভুজ  $ABC$  ৰ  $\angle A = 90^\circ$  এবং  $AD \perp BC$ । তাহলে  $\frac{BD}{DC} =$

(a)  $\left(\frac{AB}{AC}\right)^2$

(b)  $\frac{AB}{AC}$

(c)  $\left(\frac{AB}{AD}\right)^2$

(d)  $\frac{AB}{AD}$

6. Distance of the point  $P(2, 3)$  from  $X$ -axis is : 1

$X$ -অক্ষৰ পৰা  $P(2, 3)$  বিন্দুটোৰ দূৰত্ব হ'ল :

$X$ -অক্ষৰ থেকে  $P(2, 3)$  বিন্দুটিৰ দূৰত্ব হ'ল :

(a) 2

(b) 5

(c) 1

(d) 3

7. Value of  $\sin^2 30^\circ - \cos^2 30^\circ$  is 1

$\sin^2 30^\circ - \cos^2 30^\circ$  ৰ মান হ'ব :

$\sin^2 30^\circ - \cos^2 30^\circ$  ৰ মান হ'বে :

(a)  $\frac{2}{3}$

(b)  $\frac{\sqrt{3}}{2}$

(c)  $\frac{3}{2}$

(d)  $-\frac{1}{2}$

8. The angle of depression of an object from the top of a tower of height  $75m$  is  $30^\circ$ . Then the distance of the object from the foot of the tower is : 1

75 মি. ওর স্তুতি এটাৰ উপৰ পৰা বস্তু এটাৰ পতন কোণ  $30^\circ$ । তেতিয়া স্তুতোৰ পদবিন্দুৰ পৰা বস্তুটোৰ দূৰত্ব হ'ব :

75 মি. উচু একটি স্তুতেৰ উপৰ থেকে পড়া একটি বস্তুৰ অবনতি কোণ  $30^\circ$ । তাহলে স্তুতিৰ পদবিন্দু থেকে বস্তুটিৰ দূৰত্ব হ'ব :

- (a)  $25\sqrt{3} m$
- (b)  $50\sqrt{3} m$
- (c)  $75\sqrt{3} m$
- (d)  $150 m$

9. The area of the circle that can be inscribed in a square of side  $6 cm$  is : 1

6 ছেমি. বাহুবিশিষ্ট বৰ্গ এটাৰ বাহুকেইটাক স্পৰ্শ কৰাকৈ আঁকিব পৰা বৃত্তটোৰ কালি হ'ব :

6 সে.মি. বাহুবিশিষ্ট একটি বৰ্গফ্রেঞ্চেৰ বাহুগুলিকে স্পৰ্শ কৰে এমন অঙ্কিত অন্তর্বৰ্তনেৰ কালি হ'বে :

- (a)  $36\pi cm^2$
- (b)  $18\pi cm^2$
- (c)  $12\pi cm^2$
- (d)  $9\pi cm^2$

10. The volume and surface area of a sphere are equal. Diameter of the sphere is : 1

এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান হ'লে, গোলকটোৰ ব্যাস হ'ব :

একটি গোলকেৰ আয়তন এবং পৃষ্ঠকালি সমান হ'লে গোলকটিৰ ব্যাস হ'বে :

- (a) 3 units (একক)
- (b) 6 units (একক)
- (c) 2 units (একক)
- (d) 4 units (একক)

11. Mean or average of  $1, 2, 3, 4, \dots, n$  is : 1

$1, 2, 3, 4, \dots, n$  ৰ মাধ্য বা গড় হ'ল :

$1, 2, 3, 4, \dots, n$  র মাধ্য বা গড় হলো :

- (a)  $\frac{n+1}{2}$
- (b)  $\frac{n-1}{2}$
- (c)  $\frac{n}{2}$
- (d)  $\frac{n}{2} + 1$

12. Which one of the following is the probability of an event?

1

তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব পাৰে ?

নিচেৰ কোনটি একটি ঘটনাৰ **সম্ভাবিতা হতে পাৰে?**

(a)  $\frac{2}{3}$

(b) -1.5

(c) 1.001

(d)  $\frac{3}{2}$

### SECTION-B

13. Using Euclid's division algorithm find the HCF of 210 and 55.

2

ইউক্লিডৰ বিভাজন কলনবিধি ব্যৱহাৰ কৰি 210 আৰু 55 ৰ গ.স.উ. উলিওৱা।

ইউক্লিডেৰ বিভাজন কলনবিধি ব্যৱহাৰ কৰে 210 এবং 55 ৰ গ.স.উ. নিৰ্ণয় কৰো।

14. Find the number of terms of the following Arithmetic progressions :

2

তলত দিয়া সমান্তৰ প্ৰগতিটোৰ মুঠ পদৰ সংখ্যা উলিওৱা :

নিচে দেওয়া সমান্তৰ প্ৰগতিটিৰ মোট পদেৰ সংখ্যা দেখাও :

7, 13, 19, ..... , 205

15. Find the ratio in which the  $y$ -axis divides the line segment joining the points (7,3) and (-4,5). Also find the coordinates of the point of intersection.

2

(7,3) আৰু (-4,5) বিন্দু সংযোগী রেখাক,  $y$ -অক্ষক কি অনুপাতত ভাগ কৰে? ছেদবিন্দুটোৰ স্থানাংকও উলিওৱা।

(7,3) এবং (-4,5) বিন্দু সংযোগী রেখাংশকে  $y$ -অক্ষ কি অনুপাতত ভাগ কৰে। ছেদবিন্দুটিৰও স্থানাংক নিৰ্ণয় কৰো।

16. If  $5\tan\theta=4$ , find the value of  $\frac{5\sin\theta-3\cos\theta}{5\sin\theta+2\cos\theta}$ .

2

যদি  $5\tan\theta=4$ , তেনেহলে  $\frac{5\sin\theta-3\cos\theta}{5\sin\theta+2\cos\theta}$  ৰ মান উলিওৱা।

যদি  $5\tan\theta=4$  হয়, তাহলে  $\frac{5\sin\theta-3\cos\theta}{5\sin\theta+2\cos\theta}$  ৰ মান নিৰ্ণয় কৰো।

17. Prove that :  $\sqrt{\frac{1+\sin\theta}{1-\sin\theta}} + \sqrt{\frac{1-\sin\theta}{1+\sin\theta}} = 2\sec\theta$

প্রমাণ করা যে :  $\sqrt{\frac{1+\sin\theta}{1-\sin\theta}} + \sqrt{\frac{1-\sin\theta}{1+\sin\theta}} = 2\sec\theta$

প্রমাণ করো যে :  $\sqrt{\frac{1+\sin\theta}{1-\sin\theta}} + \sqrt{\frac{1-\sin\theta}{1+\sin\theta}} = 2\sec\theta$

18. Evaluate :  $\frac{\sin 30^\circ + \tan 45^\circ - \operatorname{cosec} 60^\circ}{\sec 30^\circ + \cos 60^\circ + \cot 45^\circ}$

মান নির্ণয় করা :  $\frac{\sin 30^\circ + \tan 45^\circ - \operatorname{cosec} 60^\circ}{\sec 30^\circ + \cos 60^\circ + \cot 45^\circ}$

মান নির্ণয় করো :  $\frac{\sin 30^\circ + \tan 45^\circ - \operatorname{cosec} 60^\circ}{\sec 30^\circ + \cos 60^\circ + \cot 45^\circ}$

19. A die is thrown once. Find the probability of getting

- (i) a prime number
- (ii) a number lying between 2 and 6.

এটা লুড়ওটি এবাব মারি পঠিওৱা হৈছে

- (i) এটা মৌলিক সংখ্যা
- (ii) 2 আৰু 6 ৰ মাজৰ এটা সংখ্যা  
পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা।

2. একটি লুড়ওটি একবাৱ ফেলা হলো

- (i) একটি মৌলিক সংখ্যা
- (ii) 2 এবং 6 এৰ মধ্যেৰ একটি সংখ্যা  
পাওয়াৰ সম্ভাৱিতা নিৰ্ণয় কৰো।

### SECTION-C

20. Find the zeros of the following quadratic polynomial and verify the relationship between the zeros and the coefficients. 3

তলৰ দিঘাত বহুপদটোৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰ মাজৰ সম্পর্ক সত্যাপন কৰা।

নিচেৰ দিঘাত বহুপদটিৰ শূন্যগুলো নিৰ্ণয় কৰো এবং এই শূন্যগুলো এবং সহগগুলিৰ মধ্যে সম্পর্ক প্ৰতিপন্থ কৰো।

$$6x^2 - 3 - 7x$$

21. Draw the graphs of the equations  $5x - y = 5$  and  $3x - y = 3$  and solve the equation with the help of graphs. 3

সমীকৰণ  $5x - y = 5$  আৰু  $3x - y = 3$  ৰ লেখ আঁকা আৰু লেখৰ সহায়ত সমীকৰণ দুটা সমাধান কৰা।

সমীকৰণ  $5x - y = 5$  এবং  $3x - y = 3$  ৰ লেখ আঁকো এবং লেখৰ সাহায্যে সমীকৰণ দুটিৰ সমাধান কৰো।

22. Find the roots of the following quadratic equation :

তলৰ দ্বিঘাত সমীকৰণটোৱ মূল নিৰ্ণয় কৰা :

নিচেৱ দ্বিঘাত সমীকৰণটিৱ মূল নিৰ্ণয় কৰো :

$$2x^2 - 7x + 3 = 0$$

23. The sum of the reciprocals of Kuwali's age (in years) 3 years ago and 5 years from now is  $\frac{1}{3}$ . Find her present age.

তিনিবছৰ আগতে কুৱলীৰ বয়সৰ (বছৰত) প্ৰতিক্ৰিম আৰু এতিয়াৰ পৰা 5 বছৰ পিছত  
তেওঁৰ বয়সৰ প্ৰতিক্ৰিমৰ যোগফল  $\frac{1}{3}$ । তাইৰ বৰ্তমান বয়স উলিওৱা।

তিন বছৰ পূৰ্বে কুয়লীৰ বয়সেৱ (বছৰে) অনোন্যক এবং এখন থেকে 5 বছৰ পৱে তাৱ  
বয়সেৱ অনোন্যকেৱ যোগফল  $\frac{1}{3}$ । তাৰ বৰ্তমান বয়স নিৰ্ণয় কৰো।

Or / নাইবা / অথবা

Is it possible to design a rectangular park of perimeter  $120m$  and area  $900m^2$ ? If so, find its length and breadth.

এনেকুৱা এখন আয়তকাৰ উদ্যান সজোৱা সম্ভৱনে যাৰ পৰিসীমা 120 মি. আৰু কালি  
900 মি.<sup>2</sup>? যদি সম্ভৱ ; ইয়াৰ দীঘ আৰু প্ৰস্থ উলিওৱা।

এইৱেকম একটি আয়তকাৰ উদ্যান সাজানো কি সম্ভৱ, যাৰ পৰিসীমা 120 মি. এবং কালি  
900 মি.<sup>2</sup>? যদি সম্ভৱ হয়, তাহলে এটিৱ দৈৰ্ঘ্য এবং প্ৰস্থ নিৰ্ণয় কৰো।

3

24. The sum of first 20 terms of an AP is 400 and that of 40 terms is 1600. Find the sum of first 10 terms and that of  $n$  terms.

3

এটা সমান্তৰ প্ৰগতিৰ প্ৰথম 20টা পদৰ যোগফল 400 আৰু প্ৰথম 40টা পদৰ যোগফল  
1600। প্ৰথম 10টা আৰু প্ৰথম  $n$ টা পদৰ যোগফল উলিওৱা।

একটি সমান্তৰ প্ৰগতিৰ প্ৰথম 20টি পদেৱ যোগফল 400 এবং প্ৰথম 40টি পদেৱ  
যোগফল 1600। অথম 10টি এবং প্ৰথম  $n$ টি পদেৱ যোগফল নিৰ্ণয় কৰো।

Or / নাইবা / অথবা

If  $a, b, c$  are in A.P., then show that  $\frac{a(b+c)}{bc}, \frac{b(c+a)}{ca}$  and  
 $\frac{c(a+b)}{ab}$  are also in A.P.

যদি  $a, b, c$  সমান্তৰ প্ৰগতিত আছে তেন্তে দেখুওৱা যে,  $\frac{a(b+c)}{bc}, \frac{b(c+a)}{ca}$  আৰু  
 $\frac{c(a+b)}{ab}$  ও সমান্তৰ প্ৰগতিত আছে।

যদি  $a, b, c$  সমান্তৰ প্ৰগতিতে থাকে, তাহলে দেখাও যে  $\frac{a(b+c)}{bc}, \frac{b(c+a)}{ca}$   
এবং  $\frac{c(a+b)}{ab}$  ও সমান্তৰ প্ৰগতিতে আছে।

25. The perpendicular from  $A$  on the side  $BC$  of a  $\triangle ABC$  intersects  
 $BC$  at  $D$  such that  $BD = 3CD$ . Prove that  $2AB^2 = 2AC^2 + BC^2$

3

$\triangle ABC$  র  $A$  র পৰা  $BC$  র ওপৰত অঁকা লম্বডালে  $BC$  বাহুক  $D$  বিন্দুটি কাটে যাতে  
 $BD = 3CD$ । প্ৰমাণ কৰা যে  $2AB^2 = 2AC^2 + BC^2$

$\triangle ABC$  র  $A$  র থেকে  $BC$  র উপরে অক্ষিত লম্বকে  $BC$  বাহুকে  $D$  বিন্দুতে এমনভাৱে  
ছেদ কৰে যাতে  $BD = 3CD$  হয়। প্ৰমাণ কৰো যে  $2AB^2 = 2AC^2 + BC^2$

26. Find the area of the triangle formed by joining the mid-points  
of the sides of the triangle whose vertices are  $(4, 2)$ ,  $(-2, 0)$   
and  $(2, 6)$ . 3

$(4, 2)$ ,  $(-2, 0)$  আৰু  $(2, 6)$  শীৰ্ষবিন্দু কেইটাৰে গঠিত ত্ৰিভুজটোৰ বাহুবিলাকৰ  
মধ্যবিন্দু কেইটা সংযোগ কৰি গঠন কৰা ত্ৰিভুজটোৰ কালি উলিওৱা।

$(4, 2)$ ,  $(-2, 0)$  এবং  $(2, 6)$  শীৰ্ষবিন্দুগুলি দ্বাৰা গঠিত ত্ৰিভুজটিৰ বাহুগুলিৰ  
মধ্যবিন্দুগুলিৰ সংযোগকাৰী দ্বাৰা গঠিত ত্ৰিভুজটিৰ কালি নিৰ্ণয় কৰো।

27. A chord of a circle of radius  $15\text{ cm}$  subtends an angle of  $60^\circ$   
at the centre. Find the areas of the corresponding minor and  
major segments of the circle. [ use  $\pi = 3.14$  and  $\sqrt{3} = 1.73$  ] 3

15 ছে.মি. ব্যাসাৰ্দ্ধৰ বৃত্ত এটাৰ এডাল জ্যাই বৃত্তটোৰ কেন্দ্ৰতে  $60^\circ$  কোণ উৎপন্ন কৰে।  
মুখ্য আৰু গৌণ বৃত্তখণ্ডৰ কালি নিৰ্ণয় কৰা। [  $\pi = 3.14$  আৰু  $\sqrt{3} = 1.73$  ব্যৱহাৰ  
কৰিব। ]

15 সে.মি. ব্যাসাৰ্দ্ধৰ একটি বৃত্তেৰ একটি জ্যা বৃত্তটোৰ কেন্দ্ৰতে  $60^\circ$  কোণ উৎপন্ন কৰে।  
মুখ্য এবং গৌণ বৃত্তখণ্ডৰ কালি নিৰ্ণয় কৰো। [  $\pi = 3.14$  এবং  $\sqrt{3} = 1.73$  ব্যৱহাৰ  
কৰবে। ]

## SECTION-D

28. Solve the following pair of equations by reducing them to a  
pair of linear equations. 4

তলৰ সমীকৰণযোৰ বৈধিক সমীকৰণলৈ কপাত্তৰ কৰি সমাধান কৰা।

নিচেৰ সমীকৰণদৰ্যকে বৈধিক সমীকৰণে রূপান্তৰ কৰে সমাধান কৰো।

$$\frac{5}{x-1} + \frac{1}{y-2} = 2, \quad \frac{6}{x-1} - \frac{3}{y-2} = 1$$

Or / নাইবা / অথবা

2 women and 5 men can together finish a work in 4 days,  
while 3 women and 6 men can finish it in 3 days. Find the  
time taken by 1 woman alone to finish the work, and also that  
taken by 1 man alone.

2 জনী মহিলা আৰু 5 জন পুৰুষে এটা কাম 4 দিনত শেষ কৰিব পাৰে, য'ত সেই কামটো  
3 জনী মহিলা আৰু 6 জন পুৰুষে 3 দিনত শেষ কৰিব পাৰে। এজনী মহিলাই অকলে  
কিমান দিনত সেই কামটো শেষ কৰিব পাৰে আৰু এজন পুৰুষে অকলে কিমান দিনত  
কামটো শেষ কৰিব পাৰে উলিওৱা।

2 জন মহিলা এবং 5 জন পুৰুষ একটি কাজ 4 দিনে শেষ কৰতে পাৰে, যেখানে সেই  
কাজটি 3 জন মহিলা এবং 6 জন পুৰুষ 3 দিনে শেষ কৰতে পাৰে। একজন মহিলা  
একা কত দিনে সেই কাজটি শেষ কৰতে পাৰে এবং একজন পুৰুষও একা কত দিনে সেই  
কাজটি শেষ কৰতে পাৰে নিৰ্ণয় কৰো।

29. Prove that, the ratio of the areas of two similar triangles is equal to the square of the ratio of their corresponding sides.

4

প্রমাণ করা যে, দুটা সদৃশ ত্রিভুজের কালির অনুপাত ত্রিভুজ দুটির দুটা অনুরূপ বাহুর বর্গের অনুপাতের সমান।

প্রমাণ করো যে, দুটি সদৃশ ত্রিভুজের কালির অনুপাত ত্রিভুজ দুটির দুটা অনুরূপ বাহুর বর্গের অনুপাতের সমান।

**Or / নাইবা / অথবা**

Altitudes  $AD$  and  $CE$  of  $\triangle ABC$  intersect each other at the point  $P$ . Show that

- |  |   |
|--|---|
| (i) $\triangle AEP \sim \triangle CDP$   | (ii) $\triangle ABD \sim \triangle CBE$ |
| (iii) $\triangle AEP \sim \triangle ADB$ | (iv) $\triangle PDC \sim \triangle BEC$ |

$ABC$  ত্রিভুজের  $AD$  আৰু  $CE$  উচ্চতা দুটালৈ পৰস্পৰ  $P$  বিন্দুত ছেদ কৰে। দেখুওৱা যে

- |  |   |
|--|---|
| (i) $\triangle AEP \sim \triangle CDP$   | (ii) $\triangle ABD \sim \triangle CBE$ |
| (iii) $\triangle AEP \sim \triangle ADB$ | (iv) $\triangle PDC \sim \triangle BEC$ |

$ABC$  ত্রিভুজের  $AD$  এবং  $CE$  লম্ব দুটি পৰস্পৰ  $P$  বিন্দুতে ছেদ কৰে। দেখো যে

- |  |   |
|--|---|
| (i) $\triangle AEP \sim \triangle CDP$   | (ii) $\triangle ABD \sim \triangle CBE$ |
| (iii) $\triangle AEP \sim \triangle ADB$ | (iv) $\triangle PDC \sim \triangle BEC$ |

30. From the position of a person standing on the bank of a river, the angle of elevation of a tree on the opposite bank is  $60^\circ$ . When the person retreats  $20m$  from the bank, the angle of elevation becomes  $30^\circ$ . Find the height of the tree and the breadth of the river.

এজন মানুহে নদী এখনৰ পাৰত থিয় হৈ থকা স্থানৰ পৰা লক্ষ্য কৰিলৈ যে আনটো পাৰ গছ এডালৰ উঠন কোণটো  $60^\circ$ । মানুহ জন নদীৰ পাৰ পৰা  $20$ মিটাৰ পিছুৱাই অহা গছ ডালৰ উঠন কোণটো  $30^\circ$  হ'ল। গছ ডালৰ উচ্চতা আৰু নদীখনৰ প্ৰস্থ উলিওৱা একজন মানুষ একটি নদীৰ পাড়ে দাঁড়িয়ে থেকে স্থানটি থেকে লক্ষ্য কৰলো যে, আপো একটি পাড়েৱ একটি গাছেৱ উচ্চতি কোণ  $60^\circ$ । মানুষটি নদীৰ পাড় থেকে  $20$ মিটাৰ পিছিয়ে গেলে উচ্চতি কোণটি  $30^\circ$  হয়। গাছটিৰ উচ্চতা এবং নদীটিৰ প্ৰস্থ নিৰ্ণয় কৰো।

31. Prove that the lengths of tangents drawn from an external point to a circle are equal.

প্রমাণ কৰা যে এটা বহিঃবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰ দৈৰ্ঘ্য সমান।


প্রমাণ কৰো যে একটি বহিঃবিন্দু থেকে বৃত্ত পৰ্যন্ত টনা স্পৰ্শকগুলিৰ দৈৰ্ঘ্য সমান।

**Or / নাইবা / অথবা**

A circle is inscribed in a  $\triangle ABC$  having sides  $8cm$ ,  $10cm$  and  $12cm$  as shown in the following figure. Find  $AD$ ,  $BE$  and  $CF$ .

এটা বৃত্ত চিত্ৰত দেখুওৱা ধৰণে  $\triangle ABC$  বৰাহকেইটাক স্পৰ্শ কৰি থাকে। যদি বাহকেইটাৰ জোখ 8ছেমি, 10ছেমি আৰু 12ছেমি হয়, তেনেহলে  $AD$ ,  $BE$  আৰু  $CF$  জোখ নিৰ্ণয় কৰা।

নিম্নেৰ চিত্ৰে একটি বৃত্ত  $\triangle ABC$  র বাহকয়টিকে স্পৰ্শ কৰে থাকে। যদি বাহকয়টিৰ মাপ 8সে.মি, 10সে.মি এবং 12সে.মি হয়, তাহলে  $AD$ ,  $BE$  এবং  $CF$ ৰ মাপ নিৰ্ণয় কৰো।



32. Construct an isosceles triangle whose base is  $8\text{ cm}$  and altitude  $4\text{ cm}$  and then another triangle whose sides are  $1\frac{1}{2}$  times the corresponding sides of the isosceles triangle. Mention the steps of construction.

4

৪ হেমি. ভূমি আৰু ৪ হেমি. উন্নতি বিশিষ্ট এটা সমদ্বিবাহী ত্ৰিভুজ অংকন কৰি আন এটা ত্ৰিভুজ অংকন কৰা যাৰ প্ৰতিটো বাহু উক্ত সমদ্বিবাহী ত্ৰিভুজটোৰ অনুৱপ বাহুৰ  $1\frac{1}{2}$  গুণ হয়। অংকনৰ ঢাপবোৰ উল্লেখ কৰিব।

৮ সে.মি. ভূমি এবং ৪ সে.মি. উচ্চতা বিশিষ্ট একটি সমদ্বিবাহী ত্ৰিভুজ অঙ্কন কৰে অন্য একটি ত্ৰিভুজ আৰু যাৰ প্ৰতিটি বাহু উক্ত সমদ্বিবাহী ত্ৰিভুজটিৰ অনুৱপ বাহুৰ  $1\frac{1}{2}$  গুণ হয়। অকনেৰ ধাপগুলি উল্লেখ কৰিবে।

### SECTION-E

33. A farmer connects a pipe of internal diameter  $20\text{ cm}$  from a canal into a cylindrical tank in his field, which is  $10\text{ m}$  in diameter and  $2\text{ m}$  deep. If water flows through the pipe at the rate of  $3\text{ km/h}$ , in how much time will the tank be filled.

5

এজন খেতিয়কে তেওঁৰ পথাৰত থকা  $10\text{ m}$ . ব্যাস আৰু  $2\text{ m}$ . গভীৰতাৰ এটা বেলন আকৃতিৰ চৌৰাচাৰ লগত  $20$  হেমি. ভিতৰ-ব্যাসৰ এডাল পাইপ এটা নলাৰ লগত সংযোগ কৰি দিলৈ। যদি  $3$  কি.মি./ঘণ্টা হাৰত পাইপেৰে পানী বৈ যায় তেন্তে চৌৰাচাটো ভৰ্তি হ'বলৈ কিমান সময় লাগিব?

একজন কৃষক তাৰ জমিতে থকা  $10\text{ m}$ . ব্যাস এবং  $2\text{ m}$ . গভীৰতাৰ একটি বেলন আকৃতিৰ চৌৰাচাৰ সঙ্গে  $20$  সে.মি. অন্তৰভৰ্তী ব্যাসেৰ একটি পাইপ একটি নালাৰ সঙ্গে সংযোগ কৰে দিল। যদি  $3$  কি.মি./ঘণ্টা হাৰে পাইপটিতে জল বয়ে যায় তাহলে চৌৰাচাটো ভৰ্তি হতে কত সময় লাগিবে?

Or / নাইবা / অথবা

From a solid cylinder whose height is  $2.4\text{ cm}$  and diameter  $1.4\text{ cm}$ , a conical cavity of the same height and same diameter is hollowed out. Find the total surface area of the remaining solid to the nearest  $\text{cm}^2$ .

২.৪ হেমি. উচ্চতা আৰু  $1.4$  হেমি. ব্যাসবিশিষ্ট এটা গোটা বেলনৰ পৰা এটা একে উচ্চতাৰ আৰু একে ব্যাসৰ শংকু আকৃতিৰ খোল খুলি উলিওৱা হ'ল। অৱশিষ্ট গোটাৰস্তুটোৰ পৃষ্ঠকালি বৰ্গছেমিৰ শুদ্ধমানত নিৰ্ণয় কৰা।

২.৪ সে.মি. উচ্চতা এবং  $1.4$  সে.মি. ব্যাসবিশিষ্ট একটি গোটা বেলনেৰ থেকে একটি একই উচ্চতাৰ এবং একই ব্যাসেৰ শংকু আকৃতিৰ খোল খুলে বেৱ কৰা হল। অবশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠকালি বৰ্গসে.মিৰ শুদ্ধমানে নিৰ্ণয় কৰো।

34. Draw an ogive and the cumulative frequency polygon for the following frequency distribution by less than method.

তলৰ বাৰংবাৰতা বিভাজনৰ পৰা তাতকৈ কম প্ৰকাৰৰ এটা অংজিভ আৰু সঞ্চয়ী বাৰংবাৰতা বহুজু আঁকা।

নীচেৰ বাৰংবাৰতা বিভাজনেৰ থেকে তাৰ থেকে কম প্ৰকাৱেৰ একটি ওজাইভ এবং সঞ্চয়ী বাৰংবাৰতা বহুজু আঁকো।

0 – 10	10 – 20	20 – 30	30 – 40	40 – 50	50 – 60
7	10	23	51	6	3

5